

2 0 1 4

(May)

ZOOLOGY

(General)

Course : 601

(Animal Ecology and Biostatistics)

Full Marks : 48

Pass Marks : 19

Time : 2 hours

*The figures in the margin indicate full marks
for the questions*

1. খালী ঠাই পূর করা : $1 \times 5 = 5$

Fill up the blanks :

- (a) এটা জল পরিবেশতন্ত্রে পানীর একেবাবে তলত বাস করা
জীবসমূহক —— জীব বোলে।

The organisms living at the bottom of an
aquatic ecosystem are called ——.

- (b) সকলো শক্তির মুখ্য উৎস হচ্ছে ——।

— is the main source of all energies.

- (c) —— গেছ এটিডি বৰষুণৰ বাবে দায়ী।

— gas is responsible for acid rain.

(d) অসম — বাল্মীয় উদ্যানত সোণালী বাদৰ পোৱা
যায় ।

Golden langur is found in — National Park of Assam.

(e) মাধ্য, মধ্যমা আৰু বহুলক — — ব মাপক ।

Mean, median and mode are the measures of — — ,

2. পৰিবেশতন্ত্ৰ বুলিলে কি বুজা ? উপযুক্ত চিত্ৰসহ আবদী বৃদ্ধিৰ
কপ বৰ্ণনা কৰা । 1+8=9

What is ecosystem? Describe the population growth forms with suitable diagram.

3. খাদ্য শৃঙ্খল কি ? এটা অলৱণ জলৰ পৰিবেশতন্ত্রত শক্তিৰ প্ৰাৰ্থ
সম্পর্কে আলোচনা কৰা । 1+8=9

What is food chain? Discuss the pattern of energy flow in a freshwater ecosystem.

4. অ'জন স্তৰ কি ? পৰিবেশৰ ওপৰত অ'জন স্তৰৰ অৱক্ষয় আৰু
সেউজগ্নৰ গোছসমূহৰ প্ৰভাৱ বিশদভাৱে আলোচনা কৰা । 1+3+3=7

What is ozone layer? Discuss in detail the impact of ozone layer depletion and greenhouse gases on the environment.

(3)

নাইবা / Or

প্রদূষণ মানে কি? জল প্রদূষণের উৎস, কারণ আৰু নিয়ন্ত্ৰণের
বিষয়ে লিখা।

$$1+2+2+2=7$$

What is pollution? Write the source, cause
and control of water pollution.

5. উত্তর-পূর্ব ভাৰতৰ তিনিটা বিলুপ্তপ্ৰায় প্ৰাণীৰ প্ৰকৃতি আৰু
আবাসৰ বিষয়ে লিখা। $3 \times 3 = 9$

Give the habit and habitat of three
endangered animals of N-E India.

6. চ্যু টোকা লিখা (যি কোনো তিনিটাৰ) : $3 \times 3 = 9$

Write short notes on (any three) :

(a) যথাৰ্থতা পৰীক্ষণ

Significance test

(b) মান বিচূঢ়ি

Standard deviation

(c) দণ্ড চিত্ৰ

Bar diagram

(d) অ'গিভ

Ogive

★ ★ ★